

মই অসমীয়া

চৈয়দ আব্দুল মালিক

সদূর পশ্চিম এৰি,
এৰি হৈ স্বৰ্গপুৰী ৰাজঅন্তঃপুৰ,
বিজয় সপোন দেখি আহিলোঁ যিদিনা
উজনি সৌতত মেলি ভট্টায়নি ভূৰ;
বিজয়ৰ ত্ৰষ্ণা লৈ, গৌৰৱৰ কৰি অভিযান,
নুহিত পাৰত গালোঁ দৃপ্তি উচ্ছ্বাসত,
আপোনাৰ বিজয়ৰ গান।

ভৰি দিলোঁ — অসমৰ সেউজীয়া দুৰি বনত —
সেই দিনা — যিদিনা অসম-ৰাজ অসমৰ সিংহ-আসনত।
বতাহত উৰে মুক্তি অসমৰ পতাকা স্বাধীন,
প্রান্তে প্রান্তে বাজে মাঠোঁ গৌৰৱৰ, বিজয়ৰ
মুক্তিগীতি বিৰাম বিহীন।

সেইদিনা অসমত বিচাৰিলোঁ আপোনাৰ বল
মোগলৰ বিজয়ী শকতি,
দেখুৱাম অসমক বিশ্বজয়ী মোগলৰ অনিৰুদ্ধ গতি।
অসমৰ মজিয়াত মোশ্বেমৰ মুক্তিৰাজ কৰিম থাপনা,
অসম আমাৰ হ'ব, কামৰূপ হ'ব মোগলৰ
কায়মনে কৰিলোঁ কামনা।

অসমীয়া সাহিত্য চয়নিকা (নতুন)

যিদিনা নামিলোঁ আহি অসমৰ সমৰ-খলীত,
 মিনাকৰা বনৰ বুকুত,
 অসমৰ হেং-দাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত।
 পুৰুষ-তিৰোতা আহি স্বদেশৰ স্বাধীনতা হেতু
 থিয় দিলে ৰণ-প্ৰাঙ্গণত,
 ৰণচণ্ডী মূর্তি ধৰি স্বাধীন পুৰুষ-নাৰী
 বুকুপাতি নামিল বণত।
 ক'তনো লুকাল বল ৰাজপুতজয়ী মোগলৰ সবল বাহুৰ
 অসমৰ সমৰ-খলীত,
 ক'ৰ অত পালে বল অসমৰ সেনানীয়ে
 শুকান সান্দহ আৰু পানী আঁজলিত !!
 বিজয়ী অসমে গালে অসমৰ স্বাধীনতা গান
 বিজয়ৰ গৌৰৰ আৰতি,
 মোগলে এবাৰ পালে, শকতিৰ নৰ পৰিচয়
 দেশ-প্রাণ, মুক্ত-প্রাণ, অসমৰ স্বদেশ ভকতি।
 পৰাজিত মোগলৰ সেইদিনা পৰিল চকুত
 অসমৰ বিনদীয়া ৰূপ,
 ভক্তি-প্ৰেম সৌন্দৰ্য্যৰ খনি;
 কাণত পৰিল আহি মুক্ত-প্রাণ অসমৰ
 উচ্ছ্বসিত সংগীতৰ সুমধুৰ ধৰনি।

মোগলে উভতি চালে—

এয়েই অসম, চৌদিশে ধূসৰ পাহাৰ,
 প্রতিটো বনৰ পাত জাংফাই, মিনাকৰা, ৰূপ জাতিষ্ঠাৰ।
 দূৰৰিব পাতে পাতে মুকুতাৰ থোপা, গচকত ভাগে মৰকত,
 হাতীৰ দাঁতেৰে কৰে খৰমৰ চূলা,
 ভৰি ধোৱে পোৱালৰ ভৰা দলঙ্গত।

বাঘ-নখ পিঙ্কে খাক, ভৰিৰ আঙঠি, ম'হ-শিং পেঁপাটি বজায়,
হাঁহ-কণী, চাউলেৰে অসমৰ স্বর্গদেৱে দেউল সজায়।

নদীৰ বালিত ভৰা সোণ চেঁকুৰীয়া,

গুড়ি হয় গচকত ভাগি,
পুঠিয়ে কাণত পিঙ্কে সোণৰ থুৰীয়া

ভেকুলীয়ে ফোঁট লৈ সজায় সুৱাগী;
নিষ্কৰ্মা ধোদৰ দলে বাঙ্কে বাজ আলি,

দ'ল সাজে ঢালি পিঠা গুড়ি;
বাৰটি 'সাগৰ' খানি, বচে বননিত

বংঘৰ কাৰেংঘৰ দীপ্তি স্বৰ্গপুৰী।

সোণৰ অসম ই যে, হীৰা-মণি মৰকত ধূলিত বাগৰে,
মাটিৰ চৰুত জুখি, সোণচৰু ক্ষপচৰু দিয়ে ঘৰে ঘৰে।

মুখৰ মাতত সৰে মৰমৰ মউ,

গীত শুনি শিল পমি যায়;
এয়েই অসম দেশ জগতত আৰু
এনুৱা অসম দেশ, এনুৱা কপেৰে
নাই ক'তো নাই।

মোহ গ'ল দূৰণিৰ বিদেশী মোগল

অসমত যেতিয়া দেখিলে সৰগৰ ক্ষপ-বিনন্দীয়া,
অসমত বন্দী হ'ল, অসমৰ ক্ষপ-মুঞ্ছ
দূৰৰ মোগল আহি হ'ল অসমীয়া।।
আহোম আমাৰ ৰজা, সেই দিন ধৰি
মোৰ দেশ এই কামৰূপ।

অসমৰ হকে যুঁজি, অসমৰ হকে মৰোঁ,

জ্বলি ইয়াতে শেষ হয় জীৱনৰ ধূপ।

অসমীয়া সাহিত্য চ্যানিকা (নতুন)

১৬

সেই দিন ধৰি মই অসমৰ অসমীয়া,
ধৰ্ম মোৰ, জাতি মোৰ অসমীয়া প্ৰাণৰ আপোন।
বিকশি উঠিল মোৰ অসমৰ দুৰৰিতে
নন্দনৰ বিনদীয়া সুখৰ সপোন !
জীয়াই থাকোতে মই এই পৃথিৱীত
চিৰদিন ইয়াৰে অসমীয়া
মৰিলেও অসমৰে মই।
মৰাৰ পিছতো যদি আহোঁ পুনু কেতিয়াবা
আহিম ইয়ালৈ ঘূৰি,
স্মৰিতিৰ ইতিহাস লৈ
অসমৰে অসমীয়া হৈ।
অসমীয়া ভাষা মোৰ, কথা মোৰ, গীত মোৰ,
অসমৰ প্ৰকৃতিয়ে বচা,
বিহঙ্গ কিন্নৰ য'ত শুনিলে নিৰব হয়
অসমীয়া গীত মোৰ হৃদয় ওপচা।

জনমৰ লগে লগে সুৱদী অসমী মাতে
অসমীক চিঞ্চিলোঁ—‘আই’—
যিদিনা মুদিম চকু সিদিনাও ‘যাওঁ’ বুলি
কৈ যাম অসমীক দু-ওঁঠ কঁপাই।

সৰগত কেতিয়াবা থাকোতে সুখত ভোল
স্মৃতিহীন আলোক পূৰত,
মৰতত কোনোবাই সুৰবিলে নাম মোৰ
অসমৰ সুৱদীয়া ভাষাৰ সুৰত।
চিনি পাম, বুজি পাম আমৰণ সৰগতো
মোৰ এই ভাষা অসমীয়া,
সৰগৰ গীত এৰি, শুনিম দুকাণ পাতি
অসমৰ গীতটি সুৰীয়া।

জীৱনে-মৰণে মই চিৰদিন অসমীয়া,
 অসমীয়া দেহ-প্ৰাণ-মন;
 জীয়াই থাকোতে মই অসমৰে অসমীয়া,
 মৰিলেও বৰি লং অসমৰ অমিয়া মৰণ।

কবি-পৰিচয় :

চৈয়দ আব্দুল মালিকৰ জন্ম হয় ১৯১৯ চনত গোলাঘাট জিলাৰ নাহৰণিত। তেওঁ অসমীয়া গল্প আৰু উপন্যাস সাহিত্যলৈ এক নতুন তৰংগ কঢ়িয়াই আনিছিল। তেওঁক গল্পসন্তাট বুলি কোৱা হয়। গল্পকাৰ আৰু উপন্যাসিক হোৱা বাবে তেওঁ কবি হিচাপে অন্নচৰ্চিত। কিন্তু তেওঁৰ কবিতায়ো আমাৰ সাহিত্য বাককৈয়ে সমৃদ্ধ কৰিছে। তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে ‘বেদুইন’। অসমীয়া আধুনিক কবিসকলৰ প্ৰথম পৰ্বত তেওঁ গুৰুত্বপূৰ্ণ বৰঙণি যোগাইছে। তেওঁৰ কবিতাত শব্দৰ সুষম আৰু অৰ্থৰহ ব্যৱহাৰ দেখা যায়। তেওঁ ‘অঘৰী আঘাৰ কাহিনী’ নামৰ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে। ‘সূৰ্যমুখীৰ স্বপ্ন’ তেওঁৰ আন এখন বিখ্যাত উপন্যাস। তেওঁৰ গল্প-উপন্যাসৰ ভাষাতো এক কাব্যিক আয়তন দেখা যায়। গল্প-উপন্যাসৰ পৰা ‘জেতুকা পাতৰ দৰে’, ‘মমতাজ’ আদি চলচ্চিত্ৰ নিৰ্মিত হৈছে। মুঠতে কবি, গল্পকাৰ আৰু উপন্যাসিক চৈয়দ আব্দুল মালিকে অসমীয়া সাহিত্যলৈ যাউতিয়ুগীয়া অৱদান আগবঢ়াইছে। তেওঁৰ আন আন বচনাৰাজি হ'ল — ‘পৰশমণি’, ‘আধাৰশিলা’, ‘মৰহা ফুল’, ‘ৰূপতীৰ্থৰ যাত্ৰা’, ‘ধন্য নবতনু ভাল’, ‘স্বাক্ষৰ’, ‘ছবিঘৰ’, ‘ৰঙাগৰা’, ‘ৰজনীগঞ্চাৰ চকুলো’ ইত্যাদি। তেওঁ ১৯৭৭ চনৰ অসম সাহিত্য সভাৰ অভয়াপুৰী অধিবেশনৰ সভাপতি আসনো অলংকৃত কৰিছিল। এইজনা বিখ্যাত সাহিত্যিকৰ ২০০০ চনত দেহান্তৰ ঘটে।

পাঠবোধ :

‘মই অসমীয়া’ কবিতাটোৰ মাজেবে কবিব স্বদেশৰ প্ৰতি আনুগত্য আৰু স্বজাতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱা প্ৰকাশিত হৈছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা কবিতাটোত অসম বুৰঞ্জীৰ নানা দিশো ফুটি উঠিছে। মোগলসকলে অসম আক্ৰমণ কৰিবলৈ আহি অসমীয়া মানুহৰ বীৰত্ব দেখি বিস্মিত হৈছে। অসমীয়া ল'ৰা-তিৰোতাৰ মাজত দেখা পোৱা স্বদেশপ্ৰেমে মোগলসকলৰ অন্তৰ চুইছে। পৰাজিত মোগলৰ বহুতেই যুদ্ধবন্দী হিচাপে অসমত থাকি পাছলৈ অসমীয়া হৈ পৰিল। হাড়ে-হিমজুৰে তেওঁলোকে অসমীয়া সংস্কৃতিৰ লগত একাকাৰ হৈ পৰিল। কবিয়ে কবিতাটোত মোগলৰ দৃষ্টিবে

অসমৰ অতীত ইতিহাস অবলোকন কৰিছে। অসমীয়া জাতিৰ বীৰত্ব সেই বিজয়গাথা আজিও যেন অক্ষুণ্ণ হৈ আছে। কৰিয়ে সেয়েহে অসমৰ বাবে যুঁজিব খুজিছে আৰু অসমৰ বাবে মৰিবও খুজিছে। মৰিলেও অসমীয়া হৈ জনম ল'বলৈ তেওঁ আশা কৰিছে। অসমীয়া পৰিচয়েৰে তেওঁ জীৱনে-মৰণে চিৰকাল থাকিব খোজে এই মাটিৰ মায়াত বন্দী হৈ। অসমীয়া গীত-মাত আৰু ভাষা তেওঁ সৰগতে চিনি পাৰ বুলি দৃঢ়তাৰে কৈছে। এই দৃঢ়তাই আমাৰ অতীত আৰু বৰ্তমানৰ সংযোগ-সেতু। জীৱনে-মৰণে অসমীয়া হ'ব খোজা কৰিজনাল এয়া এক অনুপম কৰিতা য'ত ঐতিহ্যৰ মাজেৰে জাগৰিত হৈছে মাতৃভূমিৰ প্রতি গভীৰ কৃতজ্ঞতা।

শব্দার্থ আৰু টোকা :

অনিকন্দ	ঃ যাক বোধ কৰিব নোৱাৰি; বাৰণ কৰিব নোৱাৰি।
আপোনাৰ	ঃ নিজৰ।
আলোক	ঃ পোহৰ।
এনুৰা	ঃ এনেকুৰা।
উচ্ছ্঵াস	ঃ উলাহ; আনন্দ; আবেগ।
কায়মনে	ঃ মনে-প্রাণে; অন্তৰেৰে।
কাৰেংঘৰ	ঃ আহোম বজাই বাস কৰা ঘৰ।
কিন্নৰ	ঃ কুবেৰৰ পাবিযদ; দেৱলোকৰ গায়ন, এওঁলোকৰ মুখ ঘোঁৰাৰ দৰে গা মানুহৰ দৰে।
খৰম	ঃ ভৱিত পিঙ্কা কাঠৰ পাদুকা।
খৰমৰ চুলা	ঃ কাঠৰ পাদুকাযোৰত পিঙ্কাৰ বাবে খুঁটি এটা থাকে। তাকে খৰমৰ চুলা বোলা হয়।
জাতিষ্ঠাৰ	ঃ জকমকীয়া; উত্তমকপে সজোৱা।
তৃষ্ণা	ঃ তৃষ্ণাতুৰ; বৰকৈ হেঁপাহ জগা।
দৃপ্ত	ঃ গৰ্ব্যুক্ত মনোভাৱ।।
দীপ্ত	ঃ আলোকিত; উজ্জ্বল; জিলিকি থকা।
ধোদ	ঃ এলেহৰা।
ধূসৰ	ঃ অস্পষ্ট; ধোঁৰাময়।

নদীৰ বালিত ভৰা সোণ চঁকুৰীয়া : সকলো বস্ত্ৰে উভেনদী অসমত নদীৰ বালিতো সোণ পোৱা গৈছিল

নিষ্কৰ্মা ধোদৰ দলে বাঞ্ছে বাজ আলি : ধোদ মানে অতি এলেহৰা লোক। এনে লোকে কোনো কাৰণতে কাম কৰি নাখায়। এনেহেন ধোদেও স্বৰ্গদেউৰ সুশাসনৰ ফলত বাজআলি নিৰ্মাণ কৰিছিল।

পুঠিয়ে কাণত পিঙ্গে... সজায় সুরাগীঃ অসমৰ সকলো বস্তুৱেই ইমান মূল্যবান আৰু ধূনীয়া যে পুঠি
মাছৰ দৰে সৰু জীৱটোৱেও কাণত সোণৰ থুৰীয়া পিঙ্গে আৰু ভেকুলীৰ
নিচিনা ক্ষুদ্ৰ প্ৰাণীটোৱেও ফৌট লৈ ধূনীয়া হৈ থাকে। অৰ্থাৎ অসম প্ৰকৃতিৰ
দানত অপৰাপা হৈ পৰে।

পুনু	ঃ পুনৰ্ব।
পোৱাল ভৰা দলঙ্গত	ঃ প্ৰৱাল এবিধ মূল্যবান সামগ্ৰী। ইয়াৰ দ্বাৰা নিৰ্মিত দলঙ্গত অসমীয়াই ভৰি ধোৱা কাৰ্য সম্পাদন কৰে।
জাংফাই	ঃ অসমৰ উত্তৰ-পূৰ্ব ফালৰ মিচিমি পৰ্বতত পোৱা এবিধ গচ্ছৰ বঙ্গীন গোটমৰা আঠা। ইয়াৰে কেৰু, মণি তৈয়াৰ কৰা হয়।
বিন্দীয়া	ঃ ধূনীয়া; মনোমোহা।
বিহগ	ঃ চৰাই, পক্ষী।
বিৰাম বিহীন	ঃ কোনো যতি বা বাধা নপৰাকৈ; নিৰবিচিন্মভাৱে।
ভক্তি	ঃ ভক্তি; শ্ৰদ্ধা।
ভট্টীয়নি	ঃ নৈৰ ভাটি বা নামনিফাল।
ভূৰ	ঃ কেইডালমান কলগছ নাইবা বাঁহ নাইবা কেইখনমান কাঠৰ পাত একলগে বাঞ্ছি নাবৰ দৰে ব্যৱহাৰ কৰা সঁজুলি।
মৰকত	ঃ এবিধ সেউজীয়া বঙ্গৰ বাখৰ।
মৰত	ঃ মৰ্ত্য
মিনাকৰা	ঃ মিনা লগোৱা; মিনাৰ বহণসনা।
মুক্তৰাজ	ঃ মুকলিমূৰীয়া একছত্ৰী শাসন।
মোশ্বেম	ঃ মুহূলমান; মোগল জাতি।
ৰংঘৰ	ঃ আহোম স্বৰ্গদেউসকলে বা ডাঙৰীয়াসকলে ৰং-ধেমালি কৰা আৰু তাত বহি বাহিৰ চোতালত মানুহ, জন্তু আদিৰ যুঁজ, খেল-ধেমালি আদি চোৱা ঘৰ। স্বৰ্গদেউ প্ৰমত সিংহৰ বাজত্বকালত এই ৰংঘৰ নিৰ্মাণ কৰা হৈছিল।
ৰণচণ্ডী	ঃ যুদ্ধলৈ সাজু হৈ উঠা মানুহ।
ৰাজ অন্তঃপুৰ	ঃ ৰজাৰ অন্তেষ্পুৰ।
শক্তি	ঃ শক্তি; বল।
শুকান সান্দহ	ঃ তিওৱা চাউল ভাজি খুন্দি প্ৰস্তুত কৰা এবিধ জলপান।
সমৰ	ঃ যুদ্ধ।
সৰুগ	ঃ স্বৰ্গ।

সাগৰ খানি	ঃ আহোম স্বর্গদেউসকলৰ বাজত্বকালত ঠায়ে ঠায়ে ডাঙৰ ডাঙৰ পুখুৰী খন্দা হৈছিল। পুখুৰীবোৰ ইমান ডাঙৰ যে ইয়াক সাগৰৰ লগতহে তুলনা কৰিব পাৰি। উদাহৰণস্মৰকপে শিৰসাগৰ, জয়সাগৰ, গৌৰীসাগৰ, ইত্যাদি।
মুৰাণী	ঃ লাগী তিবোতা; অধিক ধূনীয়াকৈ নিজকে সজোৱা।
স্বৰ্ণপুৰী	ঃ সোণেৰে নিৰ্মাণ কৰা নগৰ।
স্মৰিতি	ঃ স্মৃতি।
হাঁহকণী, চাউলেৰে অসমৰ স্বর্গদেৱে দেউল সজায়	ঃ অসমৰ পূৰ্বণি মঠ-মন্দিৰবোৰ নিৰ্মাণ কৰোঁতে স্বর্গদেউসকলে হাঁহ কণী, বৰা চাউল আদিৰে কৰাল তৈয়াৰ কৰি ব্যৱহাৰ কৰিছিল।
হেংদাং	ঃ আহোম যুগত ব্যৱহাৰ কৰা এবিধ তৰোৱাল।

প্রশ্নাবলী

ভাব-বিষয়ক ::

- ১। চমু উত্তর দিয়া :

 - ক) চৈয়দ আব্দুল মালিকৰ কবিতা-পুঁথি এখনৰ নাম লিখা।
 - খ) মোগলসকলে অসমৰ ক'ত ভবি দিছিল?
 - গ) অসমৰ হেংদাং ক'ত জিলিকিছিল?
 - ঘ) অসমীয়াসকলে কিহেবে তৈয়াৰী পেঁপা বজাইছিল?
 - ঙ) অসমৰ স্বৰ্গদেৱে কিহেবে দেউল সাজিছিল?

২। 'অসমৰ হেংদাং জিলিকিল
দুপৰৰ পূৰ্ণ আলোকত'— কথাখিনিব তাৎপৰ্য ব্যাখ্যা কৰা।

৩। অসমৰ পুৰুষ-নাবীয়ে কেনেদৰে বণলৈ ওলাই আহিছিল নিজৰ ভাষাবে লিখা।

৪। 'ক'ত অত বল পালে অসমৰ সেনানীয়ে
শুকান সান্দহ আৰু পানী আঁজলিত'
— কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা।

৫। 'মই অসমীয়া' কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া কৃপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা।

৬। কবি চৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া।

৭। অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ কৃপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা।

৮। ব্যাখ্যা কৰা :
(ক) মোগলে এবাৰ পালে শকতিৰ নৰ পৰিচয়
দেশ-প্ৰাণ, মুক্তি-প্ৰাণ, অসমৰ স্বদেশ ভকতি।

- (খ) দুৰবিৰ পাতে পাতে মুকুতাৰ থোপা গচকত ভাগে মৰকত,
হাতীৰ দাঁতেৰে কৰে খৰমৰ চুলা,
ভবি ধোৱে পোৱালৰ ভৰা দলঙ্গত।
- (গ) মোহ গ'ল দূৰণিৰ বিদেশী মোগল
অসমত যেতিয়া দেখিলে সৰণৰ কৃপ বিনন্দীয়া,
অসমত বন্দী হ'ল, অসমৰ কৃপ-মুঞ্ছ
দূৰৰ মোগল আহি হ'ল অসমীয়া।।
- (ঘ) জীৱনে মৰণে মই চিৰদিন অসমীয়া
অসমীয়া দেহ-প্ৰাণ মন;
জীয়াই থাকোতে মই অসমৰে অসমীয়া,
মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ।
- ৯। 'মই অসমীয়া' কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্ৰশংসা কৰিছে,
তোমাৰ কথাৰে বুজাই লিখা।
- ১০। কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জনম ল'ম বুলি ভাবিছে বুজাই লিখা।
- ১১। 'মই অসমীয়া' কবিতাটোৰ সাৰাংশ লিখা।
- ১২। 'মই অসমীয়া' কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা।

ভাষা-বিষয়ক :

- (১) ব্যাসবাক্যসহ সমাসৰ নাম লিখা :
- স্বৰ্ণপুৰী; মুকুগীত; অনিকৰ্দ্দন; নিষ্কর্মা।
- (২) তলৰ শব্দবোৰৰ নিচিনা পাঁচোটা শব্দ সাজা :
- বাঘ-নখ, হাঁহ-কণী, ম'হ-শিং।
- (৩) বিপৰীত শব্দ লিখা :
- গৌৰৱ; আলোক; স্বাধীনতা; পৰাজিত; সপোন; মৰণ।

● ● ●